

କନ୍ଫେଚ୍ଷନ୍ସ

সম্পাদক ডাঙৰীয়া,

‘সম্পাদক ডাঙৰীয়া’ বুলি আবশ্য কৰা দেখিয়েই আপুনি নিশ্চয় একে চৌচাই সিদ্ধান্ত বৰি
পেলাইছে এইখন প্ৰবন্ধ গ্ৰহণৰ সমক্ষে সম্পাদকৰ প্ৰতি লিখকৰ ওকালত -নামাত বাজে আৰু
একো নহয়। নহয় জনো বাৰু ? বস্তুটো যে কি এতিয়াই কৈ তাৰ জাত নামাৰো। আপুনি যদি ধৈৰ্য
ধৰিবলৈ বাজী হয়, ময়ো মোৰ বস্তুটোৰ স্বৰূপটোৱ লগত আপোনাক লাহে লাহে পৰিচয় কৰাই
দিম। আপোনাৰ অৱস্থা যদিও জার্মানিৰ বোমা-সন্তুষ্ট চাৰ্টলীয় ইংলেণ্ডৰ নিচিনা এতিয়াও নো হয়,
তথাপি এনে নজনা- নুশুনা বস্তুৰ মাজত সোমোৰাটোও এটা বিপদ বুলিয়েই ধৰকচোন। সেই
গুণে আপোনালৈ মোৰ ‘পহিলা’ অনুৰোধ ‘বিপদি ধৈৰ্য্যম’। অনুৰোধেই আদেশ নহয় ; কি ‘পাতা’
আছে, আদেশ বুলি লাগিলে আপুনি এই কেইশাৰীকে অনুষ্ঠুপীয়া(insufficient) হলৈও সাক্ষ
স্বৰূপ (evidence) বুলি লৈ আপোনাৰ আৱাহন পঞ্চবটীৰ পৰা মই হেন উদ্বৃত লিখক বাৰণক
‘চিধাচিধি’ ‘বাজেয়াঙ্গ’ কৰি দিব। কিন্তু আৰু এখোজো আগবঢ়াৰ আগতে আপোনাক কৈ থওঁ,
এইখন যদিও এক হিচাপে লিপি বা চিঠিহে (correspondence), তথাপি ই দোচৰা বিধিৰ অৰ্থাৎ
ৰাজস্বা চিঠি (public correspondence), অৰ্থাৎ এই লিপিৰ সংশ্রব যদিও আপোনাৰ আৰু
মোৰে ভিতৰতহে বিশেষকৈ আছে, তথাপি ই ‘আৱাহন’ৰ সকলো পাঠক-পাঠিকাৰ কাৰণেও
মুকলি ; ইয়াত লুক-চুক কৰিবলৈ একো নাই। সচাককে ক'বলৈ গ'লৈ এইখন চিঠিও নহয়, ওকালতিৰ
নথি ও (brief) নহয়, প্ৰবন্ধও নহয় ; মুঠতে নাভৃত-নাশ্রূত কিবা। ইয়াক প্ৰকাশ কৰা-নকৰাটো
আপোনাৰ ‘মৰ্জি’। কৰে যদি সুখ পাম, নকৰে যদি আঘাত পাম। আপোনাক কিন্তু সানুনয়ে খাটিছো,
সম্পাদক ডাঙৰীয়া ! আপুনি যেন এবাৰ দহোকুৰি ইমৰবপৰা সিমূৰলৈ নোচোৰাকে কেতিয়াও
আপোনাৰ সেই সৰ্বভূক ‘বৈষ্ট - পেপাৰ বাছকেট’ টোলৈ দলিয়াই নিদিয়ে।

‘কন୍ଫେଚ୍ଷନ୍ସ’ (confessions) বোলা দেখিয়েই আপোনাৰ চাঁগৈ মনত পৰিষে টলষ্টয়লৈ,
কৰছোলৈ, কানিখোৰ ডি. কুইপিলৈ, কেছানোতালৈ, নহয়নে ? সেইবোৰৰ নাম শুনিলেই মোৰ
পেটত হাত-তৰি লুকায় ; অথচ মোৰে আকো ‘কন୍ଫେଚ୍ଷନ୍ସ’ লেখাৰ সাহ ! মৰ-সাহ নুবুলি আৰু কি
বুলিব ? এটা বৰ ভুল হ'ল। ক'ব লাগিছিল ‘এপলজিয়া’ (apologia) বুলি, কন୍ଫେଚ୍ଷନ୍ସ নহয়।
‘কন୍ଫେଚ୍ଷନ୍ସ’ আমাৰ কাৰণে নহয়, সেইটো হ'ল বৰ ডাঙৰ ডাঙৰসকলৰ কাৰণে, for
those ‘giants’ ‘bigs’ and ‘lions’. আমাৰ বৰলাট লৰ্ড লিনলিথগোৰ ভাষাত যিসকলক ক'ব
পাৰি ‘Stud Bulls’ বুলি। আমাৰ নিচিনা ‘poor fries’ ৰ “confessions” - অত অধিকাৰ
নাই, আমাৰ এক্তিয়াৰ ‘এপলজিয়াত’। আমাৰনো কি আছে, কোনে আমাক কেৰেপ কৰিব ?...
‘জায়ন্তে চ মৃয়চন্তে মদিবাঃ ক্ষুদ্রজন্তবাঃ’

মোৰ ফালৰপৰা যিয়েই নহক, আপোনাৰ (অৰ্থাৎ সম্পাদকৰ) তবফৰপৰাও ‘পহিলা’

সমস্যা হল বস্তুটোর জাত বিশ্লেষণ আর শ্রেণী নির্কল্পণ। এক নমিন্দার ভাষাত ক'বলৈ গ'লেন আপোনাৰ প্ৰথম সমস্যা হল standardization- অৰ সমস্য। আপোনাৰ কাম হ'ল প্ৰবন্ধৰ 'মাছ প্ৰডাক্চন' (mass production), সেই কাৰণে প্ৰবন্ধ বুলিয়েই সি আপোনাৰ কাৰণে হ'ব লাগিব 'standardized product', যেনে "প্ৰবন্ধ", "কবিতা", "কথা", "ভ্ৰমণকাৰী", "গল্প", "নাটক"। আপোনাৰ এনেকুৱা বকম বকম শ্ৰেণী আছে, বিধে বিধে বিভাগ আছে। যেয়েই যি পঠাওক নপঠাওক, সি এইবোৰ এঘৰ নহয় এঘৰত সোমাবই লাগিব আৰু সোমালৈ খাপ থাই পৰিবই লাগিব। সেয়ে নহ'লে আপুনি তাক গ্ৰহণ কৰিবলৈ বাধ্য নহয়, আপোনাৰ কাকত-ছৰ্ভিতৰ 'ছিলেকশন গ্ৰেড'ত উঠিবৰ তাৰ কোনো অধিকাৰ নাই। হয়তো তেনে বিচাৰত মোৰ এই বস্তুটোক আপুনি পোন কোৱেই reject কৰিবলৈ বাধ্য, কৰিলেও কেচুটো যেন হোৱাত বাজে মোৰ গত্যন্তৰ নাই। মই বটিয়াকৈ জানো, আপোনাৰ কাকতত চলি আহা কোনো বিভাগতে মোৰ এই বস্তুটোক হাজাৰো খুন্দা-চকা মাৰিও আপুনি সুমুৰাব নোৱাৰিব। ইংৰাজীত ক'বলৈ হ'লে It refuses to be classed into any class, কাৰণ মোৰ বস্তুটো হ'ল একেবাৰে "আনকোৱা" "নয়া চীজ", it is a class by itself.

পঁচাকে কৈছো, এই বস্তুটোৰ শ্ৰেণীবিভাগ সমৰক্ষে মই ৰীতিমতনাৰ্ভাব হৈ পৰিছো। "সম্পদক ডাঙৰীয়া" বুলি আৰস্ত কৰি এটা নাতিনীৰ্ধ কৰিবতাৰে সামৰণি মোৰ এই আপুৰুগীয়া "চীজটো" দেখি আপুনিও যে তাৰ জাত সমৰক্ষে সন্ধৰ্ষ হৈ উঠিছে তাত মোৰ অকণো সদেহ নাই। কিন্তু কি বুলিনো আপোনাৰ সদেহ ভঙ্গ কৰো? তথাপি জাতি বিশ্লেষণ সমস্যাটোতে পোন প্ৰথমে ধৰি চাঁও। ইংৰাজীত এটা শব্দ আছে, তাৰে মোৰ বস্তুটোৰ প্ৰকৃতি নিৰ্কল্পণ কৰিবলৈ সহজ হয়, কিন্তু তাৰ অসমীয়া প্ৰতিশব্দটো ভদ্ৰ সমাজত ব্যৱহাৰ্য নহয়- সেইটো হ'ল 'hybrid', ই কৰিতাও নহয়, প্ৰবন্ধও নহয়, চুটি গল্পও নহয়; অথচ এক ছিছাপে ই কিবা কিবা বছ- বিধৰে সংমিশ্ৰণ। কিমান লাজত যে এই বাৰ বকমৰ তেজৰ সান-মিহলিত ওপজা মোৰ এই বাৰেবঙ্গলুৱা বিজৰীয়া ভায়াৰ সত্তানটোক আপোনালোকৰ আগত আনি "হাজিৰ" কৰিছো, ভাৰি চাৰ। আন নহ'লেও হয়তো দয়াপ্ৰবণ হৈয়েই আপুনি আপোনাৰ কাগজত ঠাই দিব। আৰু এটা হিচাপতো ইয়াক ল'ব পাৰি- সেইটো হ'ল 'nonesense'বুলি। কিন্তু 'ননছেসকো' আপুনি একেবাৰে ননছেস বুলি মাভাৰিব। Dr. Johnson- অৰ মতে এবিধ 'nonesense' আছে, তাৰ নাম হ'ল "grand nonesense."। মোৰ এইটোৱেও যে সেইটো সন্মান নাপাৰ তাকে বা কেনেকৈ কৰ্ণে?

কিন্তু এইখিনিতো হ'ল conclusion; premise বোৰটো আপোনাক দিয়া নহ'ল। Logic- অত মোৰ এই আচৰিতভাৱে illogical ব্যুৎপত্তি দেখি আপোনাৰ নিশ্চয় হাঁই উঠিছে। আনে আগতে Premise দি পিছত Conclusion দিয়ে; মই আগতে Conclusion দি এতিয়া premise দিম। ধৰি লক deduction আৰু Introduction, এতিয়া বিচাৰ কৰা য'ক- 'কৰিতা', 'প্ৰবন্ধ', 'গদ্য-কৰিতা', 'গদ্য-cum-কৰিতা' এইকেইটা বেলেগ বেলেগ কেটিগৰিত মোৰ এই আপুৰুগীয়া 'চীজটো' সোমাৰ পৰাৰ কিবা যুক্তি আছেনে নাই।

প্ৰথমতে ভাৰিছিলো কৰিতাই হ'ব, শেহৰ কৰিতাখিনিয়েই মোৰ যুক্তিৰ ভোট। কিন্তু কৰিতাৰ আগত লাগি থকা এই বকলাকনো কি বুলিম? মহা সমস্যাত পৰিলো! কৰিতাটো আগত

দি পিছত এইসোপা appendix বুলি লগাই দিয়াহৈতেন, হওঁতে এটা উপায় হ'লহৈতেন ; কিন্তু তিনিটা কাৰণত তাৰপৰাও বিৰত হ'বলগীয়া হৈছো। প্ৰথম, ওপৰঞ্চি (appendix) লগোৱা কৰিতা 'আৱাহন'ত আজিলৈকে প্ৰকাশ হোৱা দেখা নাই ; মোৰটোও যে হ'ব তাৰ কোনো আশা নাই ; লাভৰ ভিতৰত মোৰ পৰিশিষ্ট বকলা 'মাফত' যাৰ- ইংৰাজীত যাক কৰ �going by the board . দ্বিতীয়তে ভাৰিলো, এনেকুৱা ওপৰঞ্চি-বিশিষ্ট অভূতপূৰ্ব কৰিতা দেখিলৈই জানোচা আপুনি মোৰ মস্তিষ্কৰ সুস্থতা সমৰক্ষে সন্দিহান হৈ উঠে ; তেতিয়া মোৰ কি গতি হ'ব ! তৃতীয়তে দেখিলো , এনেকুৱা 'ভয়ধনীয়া' বস্তু এটাক পৰিশিষ্ট বোলা মানে সেই শব্দটোৰ জাত মৰা। সাতে-পাছে ইয়াক কৰিতা বোলাৰ আশাৰ জনাঞ্জিলি দিলো।

তাৰ পাছত ভাৰিলো, কৰিতা নহ'ল নাই, 'প্ৰবন্ধ'কৈ বোলা য'ক। ভাৰিয়েই উকলীকৃত হৈ উঠিলো। There you are! মনত পৰিল ডষ্টৰ জনছনে দিয়া প্ৰবন্ধৰ (essay) সংজ্ঞাটোলৈ-*a loose sally of the mind,*" অৰ্থাৎ মনৰ এটা লাগ- বান্ধ নোহোৱা উচ্ছাস। ঠিক কৈছে জনছনে। হ'ব পাৰে 'এছে' (essay) হেন অসাধাৰণ বস্তুটোকে ইমান সাধাৰণভাৱে define কৰি পেলাৰ সময়ত ডষ্টৰ জনছনে মগজন্টো ঠিক পণ্ডিতীয়া মগজৰ শাৰীৰটোত নাছিল; হ'ব পাৰে সেই বিশেষ মৃছুৰ্তটোত ডষ্টৰ জনছনে কৰি-মনটোৱে পাণ্ডিতৰ যাঠি-জোঙৰ আক্ৰমণত তিঠিৰ নোৱাৰি শত্ৰুৰ তাড়নাত যেনিয়ে- তেনিয়ে গলাই পত্ৰ দিয়া কোনোৰা অৱৰুদ্ধ (besieged) নগৰৰ মানুহৰ দৰে intellectualism ৰাজ্যৰপৰা *sally forth* কৰিছিল, সেইহেতো প্ৰবন্ধকো তেনেকুৱা গলায়নৰে শাৰীৰ কৰি পেলালৈ। কিন্তু সেইবোৰ খুচৰিবলৈ আমি কোন? ডষ্টৰ জনছনে কৈছে, সেয়ে আমাৰ কাৰণে বেদাবাক্য ; কিয় ক'বলগীয়াত পৰিল তাৰ খবৰ আমাক কেলেই?.....নিজৰ মনতে নানা বকম তৰ্ক কৰি উকলীকৃত হৈ ডষ্টৰ জনছনকে ভোটটো দি দিলো। কৰিতা নহয়, এইটো essay, and essay as Dr. Johnson defines it. ঠিকেইতো, এটা লাগ- বান্ধ নোহোৱা বলিয়ালিত বাজেনো এইটো কি? কিন্তু ইয়াতে আৰু এটা কথা আছে। 'a loose sally of the mind-' মই কম এইটো ওঠেৰ শত্রিকাৰ ডষ্টৰ জনছনৰ স্বাভাৱিক 'ইউফিমিজম'; জনছনক সেইটোৱেই শুৱায়। কিন্তু কুবি শত্রিকাৰ মই কিহৰ খাতিৰত 'ইউফিমিজম' কৰিম? কিহৰ loose sally of the mind ? খোলাখুলিকৈ কৈ দিম-এদিনৰ মস্তিষ্ক বিকৃতি, এটা মগজৰ গোলমাল। বছ, হৈ গ'ল। প্ৰবন্ধও হ'ল অথচ বলিয়ালিরো মান বক্ষা পৰিল।

তথাপি মনটো খোলোচা নহ'ল। প্ৰবন্ধত জানো ক'বিবাত এনেকুৱা এপ্তীয়া কৰিতাও থাকে? ওহো! এছে (essay) "এছেৰ" সমৰক্ষে সন্ধিঞ্চ হৈ উঠিলো। কৰিতাও নহয়, প্ৰবন্ধও নহয়, তেন্তে নো কি? হ'লাং মনত পৰি গ'ল ইয়াকী কৰি বাল্ট ইইটমেনলৈ (Walt Whitman) আৰু তেওঁৰ 'Leaves of Grass'-আলৈ। ইইটমেনে দেখোন গদ্য-পদ্য একাকাৰ কৰি পেলালৈ, আমি কৰিলোনো কি জগৰ লাগে? তেওঁ গদ্যক পদ্যৰ সাঁচ টোত সুমুৰাই বা দেখিবলৈ ঠিক পদ্যৰ নিচিবা কৰি পেলালৈ ; কিন্তু সেইবুলিতো তাক কোনেও পদ্য নুবলি থকা নাই। ইইটমেন কিয়, বয়োৰুক বৰীভৰনাথেও দেখোন বৈকুঞ্জলৈ যাবৰ সময়ত ইইটমেনী কৰিতাৰেহে দৈশ্বৰৰ নাম ল'ব লাগিছে। উত্তুৱা ডেকামথাই যেনিবা ক'লেই বৰীভৰনাথৰ এই ইইটমেন-‘ফেজ’টো (phase) বুচাৰয়সৰ 'imbecility' ব পৰিচয়, তাত কি হ'ল ? The dog barks, but the caravan অন্তৰ আৰু অন্তৰীপ / ৩

passes on. মই ধৰক এওঁলোকৰো এখোপ ওপৰত উঠি কৃপতে বৎ চৰাই আৰু নতুন ‘vehicle of expression’ সৃষ্টি কৰিলোঁ- তাৰ এডোখৰ মিত্ৰাক্ষৰ কৰিতা আৰু বাকীডোখৰ অমিত্ৰাক্ষৰ কৰিতা ; তাত লোকচান কি ? ইইটমেনৰ দৰে আপোনাক যদি মই তাকে কৰিতা বুলিবলৈ command কৰিলোহেঁতেন, আপুনি নুই বুলিব পাৰিলোহেঁতেননে ? কিন্তু তেনেকুৱা ‘কমাণ’ মোৰ দ্বাৰাই নহ’ব, মাড়োঁ ; কিয়, কম শুণিবনে ? সঁচা কথা ক’বলৈ গ’লৈ ইইটমেনী কৰিতাক ‘কৰিতা’ ‘কৰিতা’ বুলি দুনিয়াই যিমানে টেটু নাফালক - ইইটমেনে লাহৰী কৰিতা সুন্দৰীক ‘ৰাফিয়ান’ (ruffian) ছন্দ দুৰাচাৰৰ অন্যায় দাসত-শৃঙ্খলৰপৰা মুক্তি দিলে বুলি তেওঁৰ apologist সকলে যিমানেই জয়ঢোল নবজাওক, মই হ’লে সেইবোক কৰিতা নোবোলো। ছন্দ মিলাৰ নোৱাৰি ছন্দই কৰিতা টেটু চেপা দি মাৰে বুলি কোৱা যি, নাচিব নাজানি চোতালখন আওগৰীয়া বুলি বদ্নাম দিয়াও সেয়ে। ক’বলৈ ভয় লাগে- হয়তো আপুনি ‘foolhardiness’ বুলিব, কৰিতাৰ এনেবোৰ উৎকৃষ্ট ব্যাখ্যাৰ মূলত মোৰ বোধেৰে আছে কৰিব নিজৰ ‘হিষ্টিৰিয়া’, নহ’লৈ কৰিব শক্তিটোৱে অভাৱ। যি কৰিয়ে স্বাধীনতাৰ বাণী শুনায় তেওঁ শাৰী মিলায়ে সেই বাণী শুনাব। শাৰী মিলিলেই কৰিতাৰ স্বাধীনতা গুটি পৰাধীনতা হৈ যায় বুলিবৰ সকাম কি ?

তেনেহ’লে মোৰ এই বস্তুটোক আপুনি ‘গদ্য কৰিতাকে’ বুলিব নেকি ? বুলিব পাৰে ; কিন্তু not in the accepted sense of the term. কেতিয়াও নাপাহৰিব, মোৰ এইটো একেবাৰে নতুন বস্তু ! ধৰি ল’ক, এইটো গদ্য আৰু কৰিতাৰ ‘জংশ্যন’ অৰ্থাৎ সন্দৰ্ভ। ‘জংশ্যন’ কিন্তু বেলৱেৰে জংশ্যন নহয়- ‘সন্দৰ্ভ’হে আৰু সেইবুলি কিন্তু এলাহাবাদৰ ত্ৰিবেণীসন্দৰ্ভো নহয়। তেন্তে ? ‘অবৈধ সন্দৰ্ভ’- ইংৰাজীত যাক কয় illicit connection. কেনেকৈ, বাক কওঁ শুনক। কোন time immemorial ৰপৰা পদ্যৰ বিবৃত গদ্য বলিয়া হৈ অনাই-বনাই ফুৰিছে; হাড়-ছাল ওলাই পৰা জৰা-জীৰ্ণ দেহটোক কোনদিনা কৰিতা প্ৰেয়সীৰ কোমল পৰশে আকো সঞ্জীৱিত কৰি তুলিব ; কেতিয়া আকো কৰিতাৰ লগত man and wife হৈ দিন কটোৱ পাৰিব তাৰে প্ৰতীক্ষাত আকুল হৈ উঠিছে। গদ্য বিৰহী যক্ষ, কৰিতা যক্ষ-প্ৰিয়া ; যুগ যুগান্তৰ ধৰি গদ্য নিৰাসিত হৈ আছে তাৰ এতিয়াৰ ‘ফৰ্ম’ টোত। এয়ে গদ্য কৰিতাৰ চিৰস্তন ‘মেঘদূত’। সুনীৰ্ধ estrangement ৰ ট্ৰেজেডিয়ে ইইটমেনক কন্দুৱাই পেলালো, গদ্য - যক্ষৰ বিৰাট সমবেদনাত ইইটমেনৰ কৰি হৃদয় আৰ্দ্ধ হৈ উঠিল। কালিদাসৰ যক্ষই নিজ মেঘক আহুন কৰি দৃত পাতিছিল, ইংৰাজীত ক’বলৈ গ’লৈ দৃতগিৰিটো মেঘৰ পক্ষে labour of love নাছিল, যক্ষই বলেৰে তেওঁৰ ওপৰত সেইটো impose কৰিছিল। মেঘে volunteer হৈ আগবাটি আহি যক্ষৰ বিৰহৰ গধুৰ টোপোলাটো কঢ়িয়াই নি অলকাত হৈ আহা নাছিল। এইটোক কালিদাসৰ যুগৰ ধৈৰ্য বুলিব পাৰি। কিন্তু ‘post revolutionary’ (ফৰাসী বিপ্ৰ) ‘এগালিটে লিবাৰ্টে ফ্ৰাঞ্চেন্টি’ (Egalite-liberte fraternite)-সাম্য-মৈত্ৰী স্বাধীনতাৰ গণগোলত ‘মচগুল’ individualist উন্মোচন-শক্তিকাত ‘freedom’ ৰ বৰপূজাৰী (high priest) মানুহ প্ৰেমিক ইইটমেনৰ ইমান ধৈৰ্য হ’ব ক’বপৰা ? পদ্য বিৰহী গদ্যৰো বিৰহী হ’ল তেওঁ। আৰু নিমন্ত্ৰণৰ কাৰণে বাট চাব নোৱাৰিলৈ, তেওঁ নিজেই volunteer কৰি আহিলে এই দৌতা থৰণ কৰি সুনীৰ্ধ tragedy ৰ সামৰণি মাৰিবলৈ। ইইটমেন ‘ষ্টেজত’ নামিল, ভদ্ৰ-ভাষাত কৰলৈ হ’লে ‘go between’ কৃপে - বঙালীয়ে যাক কয় ঘটক ; যাৰ কাম বা ‘function’ হ’ল ‘illicit amour’ অৰ্থাৎ অবৈধ

সংঘটন ঘটাই ফুৰা। ইইটমেনৰ ‘leaves of grass’ ইল গদ্য পদ্য বিয়াৰ তলা (wed - lock) - Leaves of grass- এ গদ্য আৰু পদ্যৰ গাত দুটা কজা লগাই তলা-চাবি মাৰি দিলৈ। তথাপি এই সঙ্গমটো এতিয়াও illicit হৈয়ে আছে, legalised হোৱা নাই। সেই কাৰণে আজি ময়ো এই ‘illicit amour’ টো সিঙ্ক কৰিবৰ কাৰণে অৱতীৰ্ণ হৈছো, মোৰ চেষ্টা হ’ল এই ‘অবৈধ সঙ্গমটো’ বৈধ - মিলন বা ‘শুভ-পৰিগ্ৰহ পৰিণত কৰা।

কৰিতা, গদ্য কৰিতা, গদ্য-cum কৰিতা - এই এটাইকিটা ঘৰত সোমাৰ মোৰ প্ৰবন্ধৰ ধি দাবী আছিল তাক বিচাৰি চালো। কিন্তু মনৰ খুনুৱানি নমৰিল। বঢ়িয়াকৈ বুজিছো, আপুনি ইয়াৰ কোনো এটা দাবীকে মানি নলব। পিছে ব’ব ! নাভাৰিব, মই ‘হাল’ এৰি দিলো বুলি। মোৰ আৰু ক’বলৈ আছে। এক হিচাপে আপুনি মোৰ এই ‘চীজটোক’ তাহানিৰ ‘আৱাহন’ত ওলোৱা শ্ৰীযুত চিৰসেন যথৰীয়াৰ ‘আঘাৰিবৃত্তি’ ব পুনৰাবৃত্তি (continuation) বা পুনৰ্জীৱন (revival) বুলিব পাৰে। কেনেকৈ পাৰে তাকে এতিয়া আলোচনা কৰিম।

Jakharia-ism ৰ বিৰুদ্ধে অৱশ্যে বহুত বকমৰ আপত্তি (objection) আছে; তেতিয়াও আছিল, এতিয়াও আছে। কাৰণ prejudice dies hard, যথৰীয়াই হেনো কোনো কোনোৰাৰ bed-room secret বা বাহনীয়ৰীয়া মেলক চৌঁচোৰাই নি ‘বৈষ্টক-খানাৰ’ বস্তু কৰিলে, তাৰে table talk কৰিলে ; আমাৰ সমজৰ বহুত ‘cherished sanctities’ ক হেনো তেখেতে উপলুঙা কৰিলে, অসমীয়া ভাষাৰ ভেজাল নোলোৱা ভাগীৰথীত তেওঁ হেনো ইংৰাজী আদি বিজৰীয়া ভাষাৰ ময়লা পেলালো ; ইত্যাদি ইত্যাদি। হ’ব পাৰে, কিছুমান অভিযোগ সঁচা, কিন্তু যি কি নহক, আমি হ’লে নকৈ নোৱাৰো, যথৰীয়াৰ নিচিনা refined humour ‘আৱাহনে’ আমাক আৰু দিব পৰা নাই। অপৰাতক্ষ ইন্সিত (innuendo) থাকিলৈ গাত ঢেকা থকাই বিষম পাবই, তাত আচৰিত হ’বৰ কি আছে ? কিন্তু আমি বিচাৰো সেইবোৰ appreciate কৰিব পৰা পাঠক - a reading public good humoured to stand up to them with grace and dignity. মই কম, যথৰীয়াক নুঁজুৱাৰ শুভিত আছে এই ‘sense of humor’ ৰ অভাৱ। কিন্তু এটা কথা ; ধৰক স্বীকাৰ কৰিলো, আমাৰ অসমীয়া পতুৰৈ সমাজৰ majority যেই এই দোষত দোষী ; কিন্তু আপুনি কিয় এনেকৈ surrender কৰিলে ? অন্ততঃ আপুনিতো এইদৰে গা- এৰা দিব নালাগিছিল ! অৱশ্যে ক’ব নোৱাৰো, যথৰীয়াক আপুনিয়েই muzzle কৰিলে নে তেখেতে স্ব- ইচ্ছাতে জৈৰপৰা exit কৰিলে ; সেইবুলি আপোনাৰ responsibility নাই বুলিলৈ শুনিম কিয় ? যদি বেয়া নাপায়, মই কম- এইটো আপোনাৰ এটা Himalayan blunder হৈগ’ল। আজি মই যদি কণ্ঠে, যথৰীয়াৰ ‘আঘাৰিবৃত্তি’ উঠাই দিয়াৰপৰা ‘আৱাহন’ৰ দাম বহুত কমি গৈছে, এটায়ে নিদিলেও majority যে মোৰ কালে ভোট দিব। সঁচা কথা নকৈ থাকো কেনেকৈ, যথৰীয়াৰ ‘আঘাৰিবৃত্তিয়েই’ এসময়ত আৱাহনৰ capital bait আছিল। আপুনি হয়তো এইটো স্বীকাৰ নকৰিব আৰু ‘wounded pride’ ৰ অংশীদাৰসকলোৱ নকৰে। শুণিলৈ পাৰ্ণ, ‘আঘাৰিবৃত্তি’ মৃত্যুত বহুতে হেনো হাত চাপিৰ বজাইছিল, they snapped their fingers at it.

আমি কিন্তু কৰণ ট্ৰেজেডিটোত বাস্তৱিকতে র্মাহত হৈছিলো। কোনে জানে, প্ৰেৰ দৰে

অন্তৰ আৰু অন্তৰীক্ষ / ৫

কবি হোৱা হলৈ কিজানি তাৰ কাৰণে এটা ইলিজি'কে লিখি পেলালোহেঁতেন।

যথৰীয়াৰ প্ৰসঙ্গতে 'আৱাহন'ৰ আৰু এটা তেনেকুৱা ট্ৰেজেডিলৈ অবস্থাৰ হ'লেও উনুকিওৱাৰ লোভ সামৰিব নোৱাৰিলো। অৱশ্যে তাৰ লগত মোৰ এই 'কনফেছনছ'ৰ কোনো সম্পৰ্ক নাই। এইটো ট্ৰেজেডি হ'ল 'শ্ৰীযুত বীণা বৰুৱা'ৰ অন্তৰ্জ্ঞান। 'শ্ৰীযুতহে' শ্ৰীযুতা নহয়; মানুহৰ sex- অৰ ওপৰত মোৰ এই হকা-বধা বা tampering with টৌ দেখি আপুনি হয়তো চক্খাই উঠিছে; কিন্তু সেই বিষয়ে conscience 'বিলকুল' clean। আপুনি স্থীকৰণ নকৰিব পাৰে, কিন্তু আজি অসমৰ কোনো ঘৰতে বীণা বৰুৱাৰ ছেকছ সমষ্টে এক ধৰিষ্ঠাও সন্দেহ নাই বুলি মই ডাঁঠি ক'ব পাৰো। তদুপৰি শ্ৰীযুত বীণা বৰুৱায়ো বিহা-মেখেলা পিৰি ঢাকিবৰ চেষ্টা কৰা সম্ভেও 'আৱাহন'ৰ পাঠক-পাঠিকই তেখেতৰ আচল অৰ্থাৎ 'bonafide' সন্দাচোক জানি পেলোৱাত নিশ্চয় ক্ষুণ্ণ নহয়। লাগিলৈ আপুনি তেখেতকে সুধি চাৰ। দৰাচলতে non-de-plume - এই বোলক বা pen-name - এই বোলক, পুৰণা হৈ গ'লে তাৰ লগত লাগি থকা বহস্যফেৰা সৰি পৰাই তাৰ প্ৰকৃতি; আৰু বাস্তৱিকতে আচল কথাটো ওলাই পৰাতেই তাৰ বাহাদুৰি। সেই কাৰণে 'the cat is out of the bag' বুলি চুলি উভালিব দৰকাৰ নাই। ইয়াত লাজ পাৰোৱা একো কাৰণ নাই। আটিষ্টমাত্ৰেই recognition ৰ অভিলাষী! George Eliot, Mark Twain, Maxim Gorky বা Anatole France- অৰ আচল নাম আজি প্ৰায়ে জানে, কিন্তু সেই কাৰণে তেওঁলোক কোনোৱে নিশ্চয় দুখিত নহয়। শ্ৰীযুত বীণা বৰুৱাৰ অন্তৰ্জ্ঞান ডেকা অসমৰ কাৰণে এটা নিদাৰণ ট্ৰেজেডি। তেখেতে যি নতুন প্ৰেৰণাত গল্প লিখিছিল, সি আমাক সঁচাকেয়ে ভাৰিয়াতৰ কাৰণে লুভীয়া কৰি ডুলিছিল। গতাঙুগতিকৰণ বাটৈদি নঁগৈ সঁচা কথাৰ ওপৰত ভেটি কৰি তেখেতে যি নতুন বিয়েনিজমৰ প্ৰাৰ্থন কৰিছিল, তাৰ অকাল মৃত্যুত বছতে স্বত্বি উশাহ লৈছিল বুলি যদিও আমি জানো, তথাপি আমাৰ কাৰণে এইটো এটা পূৰ্বাৱ নোৱাৰ ক্ষতি। শুনিবলৈ পাও 'কেটেং কলেজ' বুদ্ধা চীকীদাৰ জহৰমলৰ নাম থকা তেখেতৰ বচনাই হেনো কটন কলেজৰ 'amour-propre' ত আঘাত কৰিলে, কটন কলেজৰ পতাকাখনক বোলে তেখেতে তললৈ নমাই দিলো। মোৰ বিশ্বাস তেখেতৰ নিশ্চয় কটন কলেজৰ এই প্ৰেছুটিজৰ প্ৰতি over-sensitiveness টোৰ লগত পৰিচয় নাছিল। থকা হ'লে তেওঁ কেতিয়াও এইদৰে কোদোৰ যাহত জুই দি নল'লৈহেঁতেন। অৱশ্যে তেখেতৰ অন্তৰ্জ্ঞানৰ হেতু আমি ঠিবাংকৈ নাজানো। হ'ব পাৰে আপুনি নিজেই তেখেতক gag কৰিলো। আৰু এটা কাৰণে ভৱাটো যুক্তিযুক্ত। কিজানি চাৰিওফালৰ criticism - এই তেখেতক মাৰিলো! কীচু নে কোন এজন ইংৰাজ কৰিব মৃত্যুটোক বোলে সমালোচনাইহে ওচৰ চপালে। বীণা বৰুৱাৰ বেলিকাও সেইটো হোৱাটো বিচিৰ নহয়।

বীণা বৰুৱাৰ এই 'বাজে' কথাটো এবি এতিয়া আকো যথৰীয়াৰ কথালৈ আহক। যথৰীয়াজিমৰ rivival- অৰ নাম শুনিয়েই আপোনাৰ চাঁগে পেটিতে হাত-ভৰি লুকাইছে, নহয়নে? আপুনি কিজানি ক'ব, যথৰীয়াজিমৰ revival মানে flogging a dead horse. সঁচা, মৰা ঘোঁৰাক কোৰোৱা মানে energy ৰোৱা মিছাতে waste কৰা। কিন্তু wastage-এই যদি নহ'ল, energyৰ দ'মটো উধাই-মুধাই কোনোৱা দিন যে আমাৰে মূৰত ভূইঁক্পত ভগাদি ভাগি নপৰিব তাৰে বা

নিশ্চয়তা কি ? আপুনিয়েই যথৰীয়াক muzzle কৰাটো যদি সঁচা হয়, তেনেহ'লে সেই যথৰীয়াজিম revive কৰিবলৈ গ'লে আমাৰো যে সেই দশাই ঘাটিব পাৰে তাত সন্দেহ কৰিবৰ একো নাথাকে। কিন্তু vis- a-vis যথৰীয়া আৰু মোৰ কেছটোৰ অলপ পাৰ্থক্য আছে। Linguistic বা ভাষাগত সামুংগটো বাদ দিলে, you can't press the analogy too far, যিয়েই নহক, আপোনাৰ সিংহৰ দৰে clutches- অৰ হাত সাৰিবৰ মতলবেৰেই বোলক বা আপোনাৰ favour পাৰে আশা হ'লেই বোলক, I have a case to make out on my behalf. এক হিচাপে যদিও মই যথৰীয়াজিমৰ revival আনিব খুজিছো, তথাপি মোৰ অৱস্থা তেখেতৰ দৰে সঞ্চিতজনক হ'ব নালাগে। যথৰীয়াৰ বৰ্ষত লিমিটেশনৰ পৰা মই ইঞ্জিন (immune) and on the strength of them I claim preference over him. কেনেকৈ কওঁ শুনক।

প্ৰথমে যথৰীয়াৰ এটা 'মন্ত্ৰ' দেনাম আছিল - এইবুলি যে তেখেতে হেনো নিৰপেক্ষ সাহিত্যবিসিকৰ মুখাটো পিছি তলে তলে মহাবিক্ৰিমেৰে তেখেতৰ ব্যক্তিগত axe খন grind কৰাত লাগি গৈছিল; 'আঘাৰিবৃতি'খন হেনো ব্যক্তিগত জীৱনত যিসকলক চকুৱে চকুৱে চাৰ নোৱাৰিছিল, সম্মুখ যুক্ত নোৱাৰি সাহিত্যিক শিখণ্ডী বাখি তেওঁলোকক আক্ৰমণ কৰিছিল। ইংৰাজীত যাক কয় stabbing in the back, এইবোৰ allegation-অৰ সঁচা- মিছা চিচাৰ আমি নকৰো। মই মাধোন আপোনাক কম, মোৰ ইটো সেইবোৰ গাৰ ওচৰেদিও নাযায়। ই একেবাৰে নিষ্পাপ - 'নিষ্পাপক কলাখাৰ গঙ্গাধৰ শিৰোমণি', ইংৰাজীত যাক কয় pure immaculate. যথৰীয়াৰ যিটোক ত্ৰিতিকসকলে 'personal axe' বুলিছে, মই তাক dignified কৰি লৈছে 'personal touch' বুলি। তেতিয়াই তাৰ সকলো 'কচু' মাফ হৈ যায়। এখন Statesman হাতত সওক, দেখিব তাত লিখা আছে,- personal touch is the key stone to sound business. মোৰ মাজত personal 'axe' নাই; আছে যদিও আছে এই দেবদূৰ্লভ গুণ 'personal touch' ! 'এই গ'ল মোৰ প্ৰথম preference. দ্বিতীয়তে মই কম, আৰু এটা কথাত মই যথৰীয়াৰ ওপৰত 'টেক' মাৰিছো। যথৰীয়াৰ 'আঘাৰিবৃতি'য়ে এবছৰ আৱাহনৰ পাতত বহি সকলোকে ঝুলাইছিল। মোৰ 'কনফেছনছ' বাবে বাবে ওলাই কাৰো কাগত কপাহ ভৱাবলগীয়া অৱস্থা নকৰে আৰু কাৰো নাড়িৰ ওপৰতো উঠি নবহে (getting on the nerves)। ই ভাল মানুহৰ দৰে এবাৰ মাত্ৰ টেক্কেত মুখ উলিয়াৰ, তাৰ পিছত for good 'চালাম টুকিৰ'।

যথৰীয়াৰ 'personal' টোক মই নতুন বকমে interpret কৰিছো। যথৰীয়াৰ বেলিকা ইয়াৰ অৰ্থ আছিল আনক ব্যক্তিগত আক্ৰমণ ; মোৰ বেলিকা কিন্তু তাৰে ঠিক ওলোটোটো। অৰ্থাৎ ই এনেকুৱা, যাক আনলৈ বুলি মাৰিলৈও উভতি আহি মোৰে মূৰত পৰেহি। পোনপটীয়াকৈ ক'বলৈ হ'লে মোৰ এইটোত পৰচৰ্তা বা altruism তো নায়েই, আছে 'প্ৰথম পুৰুষৰ অনস্তুত বকমে projection, 'অহং' বা কল্পনাতীত প্ৰচাৰ, অৰ্থাৎ egoism-অৰ climax ; ইংৰাজীত ক'বলৈ হ'লে - exaltation of the 'ego' 'ad nauseam.'

অ'ব'ব'। self advertisement ৰ নাম লঙ্ঘেই মনত পৰিন পৃথিৰীৰ সকলোকে 'ওক্স' 'advertiser' বাৰ্নাৰ্ড শৱে। বক্ষা- he has come to my rescue. মূৰব চুলি যেন আহুস

হক শ্ব'ব। আৰু আপুনি ? আপুনিও সাজু হওক শ্ব'ব বিষয়ে এটা দীঘলীয়া dissertation শুনিবলৈ। এই বিষয়ে মোৰ এক আলমাৰীৰ কথা কবলগীয়া আছে; আপুনি শুনিবই লাগিব। আপুনি নাজানে, মোৰ এইটো অভিনয়ত শ্ব'য়ে শিখণ্ডীৰ 'ব'ল'ত অৱতীৰ্ণ হৈছে। নিলাজ নোবোলৈ যদি এই কথায়াৰ আৰু বিতংকৈ বুজাই দিঞ্চ, শুনক। আপোনাৰ বিবৰনে মই আগবঢ়িছো শ্ব'ব বিহাৰ আঁচলত ধৰি, ইংৰাজীত যাক কয় skirt, তাৰ আৰত মুখ ঢাকি। কিন্তু এইখনিতে এটা note of warning sound কৰাৰ দৰকাৰ; শ্ব'ব বিহা বোলা দেখি আপুনি আকৈ ভাৰি নলৰ শ্ব'ব sex সম্বন্ধে মই কিবা startlting থিয়ি advance কৰিব খুজিছো বুলি; nothing of the kind. শ্ব'ই নিষ্ঠয় বিহা নলয়। যি হক, এতিয়াৰপৰা আপুনি জানি থব, মোক কিবা কোৱা মানে মোৰ শুৰুদেৱক কোৱা। জগতৰ 'পহিলা' নথৰ নাট্যকাৰ জজ' বানৰ্ড শ্ব'ক জোকাই লোৱা।

illusion বোলক বা hallucination-এই বোলক, মোৰ এটা সৌচৰা 'মেনিয়া' আছে। মই সদায় ভাবি থাকো- মোক ভাৰানে অসমৰ শ্ব' হ'বলৈ পঞ্চিয়াইছে। সেইটো মোৰ পূৰ্বজন্মৰ প্রাক্তন - I am predestined. মই শ্ব' হ'বই লাগিব, there's no getting out of - নানাঃ পথা অয়নায়। কেতিয়াবা শ্ব' ব ছবি এখন লৈ দহ মিনিটমান একেৰাহে চাই থকাৰ পিছতেই মোক কিহবাই hypnotize কৰি দিয়া যেন লাগে, আমাৰ দুজনৰ বেলেগা বেলেগা identity পাহৰি যাওঁ- I merge myself in him and he in me. ভক্তই সাধনাত ভগৱানৰ লগত একাকাৰ হৈ নতুন কপ ধৰাদি মই এটা নতুন 'মেট' পৰিগ্ৰহ কৰো। এই আচাৰিত বকমে 'inspired moment' টোত আপুনিও ক্রমে magnified হৈ থাকে; 'আৱাহন' গৈ গৈ দুনিয়াৰ 'প্ৰেছ' হৈ যায়, মই হৈ যৈ যাও universal Shaw. ভাৰো, মই যি কওঁ আপোনালোকে তাকে ছপাবই লাগিব, কাৰণ মই যে অসমীয়া শ্ব'। মই যদি কওঁ গৰুৰ ঠেঁ যে চাৰিটা বুলি চলি আহিছে সেইটো এটা convention, মিছ ; it's a stranglehold of the dead past- মই কওঁ গৰুৰ ঠেঁ ৫।।০টা - তেতিয়াও আপোনালোকে মোক contradict কৰিব নোৱাৰে; কাৰণ Ispeak with the authority of my personality, কৰিব আপোনালোকে poetic licence দিয়ে। মই শ্ব', মোক লাগে Shavian licence ; মোৰ যি ইচ্ছা মই তাকে আপোনালোকক শুনাই থাকিম, আপোনালোক শুনিবলৈ বাধ্য, ভাল পালেও শুনিব, নাপালেও শুনিব।

আপুনি চাঁগৈ মোৰ এই অসাধাৰণ flight of imagination দেখি অবাক হৈ গৈছে, নহয়নে? হয়তো ভাবিছে, এইবোৰ কিবা stimulant-অৰ stimulation, নহয়নে? কি stimulant-মদ, সুৰা, "চাৰাপ", মদিবা, লাওপানী নে বিলাতী ষষ্ঠেশ্বেন ? কি? আপুনি হয়তো ভাবিছে, শ্ব'ক লগ ধৰিব খোজাটো মোৰ পক্ষে একেৰাবে জোন ধৰিবলৈ কন্দা, একেৰাবে pathetically quixotic, নহয়নে বাক ? আপুনি ক'ব, এই উন্মুক্ত কলনাটোক ইলিউশন বুলিলে কম কোৱা হয় - এইটো একেৰাবে 'Arabian Nights-' অৰ বা 'চিচেমফাঁক'ৰ 'লগৰ কাহিনী ! ফ্ৰয়ডপঢ়ী (Freudian)কোনোৰা আপোনাৰ কেম্পত আছে যদি তেওঁতো নিৰ্বিবাদে মোক neorotic পাতিবই, লাগিলে ফ্ৰয়ডৰ সেই সৰ্বভুক্ত 'কমপ্লেক্স' বোৰৰে কোনোৰা এটাত ভাৰই থব। কিন্তু মোৰ কথাটো আপুনি যিমান উৰাই দিবলগীয়া বুলি ভাবিছে সিমান নহয়, I can produce facts and figures that will speak for themselves, মই ডাঠি ক'ব পাৰো, typically Shavian এটাইকিটা গুণ

আপুনি মোৰ গাত পাৰ ; কিন্তু তেওঁৰ দীঘল ডাঢ়িকোছাৰে Shavian শব্দটোৰ প্ৰতি হুও যি আবিচাৰ কৰিছে, সেইটো নাপায়। কাৰণ মই সঁচাঁকৈয়ে 'Shavian' শ্ব'ব দৰে unshaved নহও। পানামা ত্ৰেড মই এজন লেখক ল'বলগীয়া কমজিউমাৰ। মোৰ বোঁধেৰে শ্ব'য়ো তাতে ধৰাহৈতেন 'Shavian' শ্ব'টোৰ জাত এইদৰে নমৰিলাইহৈতেন।

শ্ব'বে মোৰ পেৰেলেগিজিম্টো ভালকৈ কৰি দেখুৰাওঁ ব'ব। আপুনি বোধকৰো নাজানে, মোৰ তৰফবৰপৰা এইখনেই মোৰ trum card, অৰ্থাৎ মোৰ 'বাজী মাঝ' কৰিবৰ অন্ত এয়ে। অতপৰ আস্তিনৰ তলত লুকাই দৈছিলো- ইংৰাজীত যাক কয় up ones sleeves. ধৰি লুক, এয়ে মোৰ সুদৰ্শন চক্ৰ। এইবাৰ এৰিলো, তত লওক।

শ্ব'ব এটা ডাঙৰ বদনাম, তেওঁৰ নাটকৰ লগত জুৰি দিয়া লেলপেল নিছিগা 'preface' বোৰ। সমালোচকমথাই এই পাতনিবেৰ কত বকমৰ বিশেষণেৰে যে 'বিশেষিত' কৰিছে তাৰ ইয়াতা নাই। কোনোৰে উপাধি দিছে 'নেজাল', কোনোৰে 'long winded', কোনোৰে 'losing', কোনোৰে কোনোৰে সেইবোৰ পঢ়িলৈ nausea হয়; কাৰোবাৰ চকুত ophthalmia হয়; কাৰোবাৰ বোৱে জিভাত কুইলিন পৰা হেন লাগে; কাৰো কাৰো হেনে নাড়ীৰ জিয়াই স্থগিত থাকে। নানা মুনিৰ নানা মত। হওঁতে এইবোৰ কিবকিবি হোৱাটো অসমৰ নহয় ; কাৰণ, কিতাপতকে তাৰ পাতনিখন ডাঙৰ হ'লে আমাৰে ধৈৰ্যাচৰ্তি ঘটিব ব পূৰা সভাৱানা। কিন্তু সেইবুলি তেওঁৰ preface পঢ়িলৈ বাতি আহো-আহো কৰে বুলি কোৱাটো এটা hyperbole. আনৰ কাৰণে যি হক, সেই কথা মই সিমান নাভাবো। মোৰ বৰ্তমান অৱস্থাত হ'লে শ্ব'ব এই বস্তুটোৰে একেবাৰে মৃতসঙ্গীৱনী হৈ দেখা দিছে, মোৰ পক্ষে ই 'কড়ায়-গণ্ডায়' elixir of life." অতপৰ মোৰ এই অন্তৰ বস্তুটো ভৰাবলৈ কেটিগৰি বিচাৰি স্থুৰিছে, এইবাৰ ওলাল। ঠিক, ঠিক। আনে নোবোলৈ নোবোলক, ধৰি লওক মোৰ এইটো Shavian Preface ; তাৰে মোৰ শুৰুবো মান বক্ষা পৰিব , মোৰ এই nonesense সোপাও এটা জাতত সোমাই নাম ল'ব পৰা হ'ব। কি কয়?

কিন্তু অকল 'form'-অতে নহয়, matter-আতো শ্ব'ব লগত মোৰ বটিয়া 'এনাল জি' চলে। শ্ব'ব কথাবোৰক এটায়ে বৰ্ণনা কৰে Shavian outburst বুলি ; সেইবোৰ হেনে কোনো লাগ-বাঞ্ছ নাই, অৰ্থ নাই, পানীৰ বুৰুৰণি - দেৱালীত ফুটোৱা 'তুবড়ীৰ' লগব। সেইবোৰ হেনে কেৰল তেওঁৰখন বীমুখতেহে শুবায়, আন কোনোবাই সেইবোৰ বকিলে তেওঁ খিতাতে 'মূৰ-বেয়াৰ' ৰেজিষ্টাৰত সোমাই পৰিবলৈ বাধ্য হ'ব। 'absurdities of the shavian brand'... 'Shavian paradox'... এইবোৰ কুৰি শতিকাৰ Vocabularyৰ নতুন নতুন property; আপুনি মোৰ এই ভোৰ্তেৰণিসোপাক আন একে বুলিবলৈ বেয়া পায় যদি অস্ততঃ তেনেকুৰা outburst বোলক, paradox বুলি লুক। তাত আপোনাৰ আপত্তি কি? সঁচা কথা ক'বলৈ গ'লৈ শ্ব'ব outburst সোপাৰ লগতহে মোৰ এই ভোৰ্তেৰণিসোপাৰ বিজনি চলে। লাগিলে আগলৈ কেতিয়াও মোৰ নামটোকে মুখলৈ নানিব - লাগিলে সদায় শাও দিব ; কিন্তু দহোকুৰি, সম্পদক ডাঙৰীয়া! মাৰ এটিবাৰ ভাৰক, মই বানৰ্ড শ্ব'ব দ্বিতীয় সংস্কৰণ, ভাৰক, মই ফুকলীয়া শ্ব'; ভাৰক, মোৰ এই নাতিদীৰ্ঘ বস্তুটো শ্ব'ব পাতনি ; ভাৰক, মোৰ এই বলিয়াৰ বলকনিসোপা শ্ব'ব outburst. সেয়ে

হ'লৈই আৰু একো নিবিচাৰো, চিৰজনম আপোনাৰ কিনা গোলাম হৈ থাকিম।

জাত বিশ্লেষণ সমস্যাটো ইমানতে খতম্। শ্বেষ মোক আচল কথাৰ ওচৰ পোৱালে, এতিয়া ঘাই কথাটোতে ধৰিম।

আপুনি নিশ্চয় মই অনাহকত মোৰ মগজটোৰ এইদৰে অপব্যৱহাৰ কৰা দেখি আচৰিত হৈছে; কিন্তু আপুনিতো নাজানে, all the while I am championing a cause ; and a cause that is, by all means, righteous . ইংৰাজীত এষাৰ কথা আছে 'righteousness exalteth a cause.' মোৰো খোপনি তাতে। সকলো ডাঙৰ ডাঙৰ cause-অৰ দৰে মোৰটোৰো দুটা aspect আছে, এটা personal, অৰ্থাৎ ৰাজহৰা। মোৰ কথাৰ গতি দেখি আপুনি হয়তো ক'ব popular টো মিছ-'বৃজৰকি'; আচল কথা মোৰ নিজাটো, তাক চুকু লগা কৰিবৰ মতলবেৰেহে মিছ- মিছিকে ওপৰত এটা popular ৰং বেলাবলৈ চেষ্টা কৰিছো। হওঁতে ইও বহুত দূৰ সঁচা, কাৰণ স্বার্থ যে পৰাৰ্থতকৈ ডাঙৰ সেইটো কাকো বুজাৰ দৰকাৰ নকৰে; It is more or less a truism. সঁচা কথা ক'বলৈ কি, পৰাপক্ষত মোৰ মতলব হৈছে একেটা ফুমুচিতে দুয়োটা বগৱোৱা।

পথমতে স্বার্থ..... 'শ্ৰেৱলি'ৰ স্বনামধন্য কৰি শ্ৰীযুত বৰকাকান্ত বৰকাকান্তী ডাঙৰীয়াৰ বোলে সৰকৰেপৰা এটা ambition আছিল 'ব্ৰহ্মপুত্ৰ বানপানীৰ দৰে কৰিতাৰ কল্লোলত গোটেইখন অসম টোৱাই পেলোৱা।' মই বৈজ্ঞানিক নহও, environment-এ মানুহক কেনেকৈ influence কৰে তাকৈ ভালকৈ নাজানো। তাৰাচ বৰকাকান্তী ডাঙৰীয়াৰ এই কথায়াৰে মোক অলপ বৈজ্ঞানিক কৰি তুলিলে, কথাবাৰ মই analyse কৰি পেলালো। analysis কৰি কি পালো জানে ? পালো যে তেখেতৰ অসম টোৱাই পেলোৱাৰ এই 'প্ৰল বাসনাটোৰ' গুৰিত আছে বৈজ্ঞানিকে যাক কয়-'local' সেই লোকেলৰ বিয়েক্ষণ। বৰকাকান্তী ডাঙৰীয়া নগীৱৰ নহৈ যদি যোৰহাট বা গোলাঘাটৰ বাসিন্দা হ'লাহেইতেন, তেখেতে নিশ্চয় এনেকুৱা simile ব্যৱহাৰ নকৰিলেহেইতেন। ব্ৰহ্মপুত্ৰ আৰু 'বানপানীৰ' লগত নগঞ্জ হিচাপে তেখেতৰ যিমান সম্পর্ক আছে, যোৰহাটীয়াৰ কেতিয়াও নাথাকে। ক'ব পাৰি, উপজোতেই তেখেতে এটা sixth sense লৈ উপজিছিল, সেইটো হ'ল flood-sense. বছৰে বছৰে বানপানীত তল যাব খোজা নগীৱত উপজিবলৈ 'ছুকুম' দিওঁতে বিধাতাই যে তেখেতক সৰ্বসাধাৰণ পাঁচটোৱা sense-অৰ উপৰিও বানপানীক চিনি পাৰ পৰা এটা additional sense দি পঠাইছিল তাত মোৰ সন্দেহ নাই। এই যষ্ঠ জ্ঞানটো assume কৰি ললে নগঞ্জ বৰকাকান্তীৰ অসমৰ বাকীডোখবলৈ কেনেকুৱা attitude হ'ব, সেইটো সহজে ধৰি ল'ব পাৰি। নগীৱৰ প্ৰতি ভগৱানৰ অন্যায় হোৰটো তেখেতে অসমৰ আন আন ঠাইৰ ওপৰত তুলিব খোজাটোত কোনো কোনোৱে হয়তো 'eye for an eye, tooth for a tooth'-অৰ গোৰ্ক পাৰ; মই কিন্তু সেইটো বঢ়িয়াকৈক apprechiate কৰিব পাৰিছো। নগীৱৰ vis-a-vis অসমৰ বাকী টুকু বাৰ বানপানীৰ বহুত সময়ত আঁতবি থাকিব পৰা শক্তিটোক 'জননী জনন্মভূমি' প্ৰতি সমবেদনাত চপচপীয়া তেখেতৰ বিৰাট কৰি-চিন্তই 'বৰদান্ত' কৰিব কেনেকৈ ? তেখেতে দেখিলে, নগীৱৰ বানপানীয়ে ভগৱানৰ এটাহাতকে ডাঙৰ গুণ নিৰপেক্ষতা আৰু ন্যায়পৰতাত ছেকো সানিছে- ভগৱানৰ even-handed justice-অৰ balance টো unbalanced কৰি পেলাইছে। 'God and my country' বুলি গদ্দ গদ্দ হৈ তেখেত

আগবাঢ়ি আহিছে এই balance টো redress কৰিবলৈ। সেই কাৰণে তেখেতে ভাৰিষে, নগীৱৰ বানপানীৰে টোৱাই মই বাকীটুকুৰাক মোৰ কৰিতাৰে প্ৰাৰিত কৰি দিম' নগীৱৰ কাৰণে ভগৱান্ত বানপানী, বাকী ঠাইৰ কাৰণে বৰকাকান্তীৰ কৰিতা বানপানী।...পিছে আমি যোৰহাটীয়া হ'লৈ তেখেতৰ এই simile টো ব্যৱহাৰ কৰিবলৈ সাহ কৰিব মোৰাবো, কাৰণ বানপানীত আমি কৰিতাতকেও বেছিকে দেখো তাৰ fatalityটো- 'The tool of death' টো।

বানপানীৰে টোৱাৰ খোজা নাছিলো যদিও বৰকাকান্তীৰ দৰেই সৰকৰেপৰা এটা বাসনা পুহিছিলো- 'ফ্ৰয়ড মাৰ্ক' (Freudian) মাল dumping কৰি কৰিতাৰ বজাৰখন মোৰ মন'পনি কৰি ল'বলৈ। আপুনি নিজেই জানে, আজি কিমান দিনৰপৰা আপোনাৰ মনপ'লি 'আৱাহন'ৰ বজাৰলৈ কিমান 'বস্তা' ফ্ৰয়ড আৰু ডি-এইচ-লৰেন্স মাৰ্কো কৰিতা পঠিয়াইছো। জাপানে নেপালেদি smuggling চলাইছে; মই কিন্তু আজিলৈকে এদিনো তেনেকুৰাবোৰ 'unfair means' adopt কৰা নাই। তথাপি আপোনাৰ সেই 'No admission' লিখি থোৱা attitude টো নেৰিলৈ। মোৰ 'ফ্ৰয়ডটি' কৰিতাই আপোনাৰ বজাৰখন flooded কৰি পেলায় বুলি আপুনি মোৰ কৰো বুলি 'বৰখান্ত' কৰিছে- you are studiously keeping me out of your market. দিনে দিনে মোৰ pessimism-এ আৱৰি পেলাইছে, সম্ভৱ এইটো জনমত মোৰ কপাল নুফুলিব। মই বঢ়িয়াকৈ বুজিছো, মোৰ ফ্ৰয়ডী কৰিতাই কোনো প্ৰকাৰেই আপোনাৰ Chinese Wallখনত খুন্দিয়াই ফুটা উলিয়াব নোৱাৰে। তথাপি খুন্দিয়াবলৈ এৰা নাই, নেৰেও। যিমান দিনলৈকে আপুনি থাকিব আৰু আপোনাৰ rejection- অৰ wall থাকিব, সিমান দিনলৈকে মই থাকিম আৰু মোৰ কৰিতা থাকিব। শিং ভোটা হৈ নাযায় মানে মই খুন্দিয়াবলৈ নেৰো, সেইটো নিশ্চয় জানিব। এইটোতে মই মোৰ গুৰদেৱৰ প্ৰকৃত শিশ্য। বাৰ্নার্ড শ্ৰী বোলে ডেকাকালত প্ৰতি সপ্তাহে একো একেটা rejected MSS. ঘূৱাই পোৱা কুটিলৰ কথা আছিল। তথাপি তেওঁ 'হাল' এৰি নিদিলে; ইংৰাজীত যাক কয় 'bull-dog tenacity'- সেই tenacity-ৰে লাগি থাকিল। আজিৰ বিশ্ববিশ্বত 'G. B.S.' আৰু এইজন বাৰ্নার্ড শ্ৰী একেজন মানুহেই।

আপোনাৰ কাৰণে এইটো open secret যে আজিলৈকে আপুনি মোৰ নাই নাই বুলিও দহোটামান কৰিতা আপোনাৰ সেই সৰ্বভূক্ত waste-paper-basket টোত পেলাইছে। কিছুমান দিনৰ মূৰত সেইসোপা হিমালয়ৰ সমান নহ'লেও গুৱাহাটীৰ সৰ্ব-সূৰা পাহাৰ এটাৰ সমান হ'ব, তাত সন্দেহ নাই। জানো, হাজাৰ কাৰো-কোকালি কৰিলৈও আপুনি কৰিতাৰ 'ক'টো নথকা এই দেহ-বাদৰ প্ৰোপেগাণ্ডাসোপাক আপোনাৰ কাকতত ঠাই নিদিয়ে। আপুনি ভাবিব পাৰে সেইবোৰ ওপৰত মোৰ নিজৰ বৰ high opinion আছে - সেইটো আপোনাৰ ভুল ধাৰণা। মই ভালকৈ জানো, আন কিবা হলেও সেইবোৰ কৰিতা কোনোমতে নহয়, কাৰণ দেহ-বাদৰে আন লিখিব পাৰিলৈও কৰিতা লিখিব নোৱাৰি। আপোনাৰ কাকতত সকলোতকৈ ভাল কৰি(অৱশ্যে মোৰ মতেহে) শ্ৰীযুত দেৱকান্ত বৰকাৰ কৰিতাৰ লগত মোৰ কৰিতা কেনেবাকৈ ছপা হ'লে মই সঁচাকৈয়ে লাজ পায়। কৰিতা লিখি 'মগজ' মোৰ মুঠেই নাই, আজিলৈকে এদিনো কৰিতাৰ এটা stanza ও 'গোটে গোটে' মোৰ মনলৈ আহিছে বুলি মনত নপৰে। ডাঙৰ ডাঙৰ কৰিব কথাত কোনোৱে কয় - 'He was lisping in numbers and the numbers came.' মোৰ কৰিতাৰ কথাত তেওঁলোকে অন্তৰ আৰু অন্তৰীক্ষ / ১১

कैवल्य 'He was sweating for numbers and the numbers came': कविता लिखार व्यर्थ प्रयासत किमान गार घाम ये माटित पेलाइছो ताक नेदेखाजनेहे देखिछे; आपुनि कि जानिब! किमान percent inspiration आकू किमान percent perspiration गोटखाले 'genius' हय सेही विधये अंतर्भुद आहे। आने यि बोलक, मई हैले perspiration कहे बेहिं भेटी दिम। perspire करोहे करो तथापि योर भावसोगा कविता है नुठे, किय 'चिमिळाइ' जाने, 'थोडाइ' जाने, 'आळाइ' जाने। घामटोरेहै wastage; तथापि इमानवोर घामव wastage-अब पिचतो योर कविता 'आवाहन'त प्रकाशव अयोग्य हैले आपोनाव प्रति योर खंडव थार्मोमिटारटोर अवस्था कि हव पारे आकू तेनेकुरा होराटो किमान शाभारिक सेहिटो आपुनियेहै भाव चाओक।

जानो, कविता लिखा योर द्वाराइ है नुठिब, तथापि किय एहिदरे युंजि योरो आपुनि हयतो तार कारण सुधिव। कारण ये एकेवारे nil, सिंग नहय। एहिटो सौंचा, दहे येनेकुरा कविता लिखे तेनेकुरा कविता योर कलमव निवर पवा नोलाव। किस्त कविता ये वहत बकमव हव पारे सेहिटोतो माने? मई चिचारिष्ये कवितात एटा नतुन धारा प्रवर्तन कविवलै। एह धारणाटोर युल कथा हव exaltation of the body, फ्रयडे देहवादक मनोविज्ञानव आग कथा बुलि प्रचार कविष्ये; डि-एहिच-लरेल, जयच आदिये देहवादक अश्वीलताव gutter- अवपरा तुलि आनि साहित्यव टेलुलहै, इट्टोरोपे भार आकू 'लिरिक्ट' विरक्त है एने कविता चिचारिष्ये यि कविताव प्रचलित भाषामि एवि शुदा तार अकाटा सॉकिटाक थीकाव कविव - यि passion-अब spiritualize कराव व्यर्थ ढेटा एवि दि ताक यिमान गारि सिमानकै materialize कविव, यि sensuality क पाप नुवुलि वा crime बुलि नाभावि ताक मानुहव सकलो धर्मतकै ओपवर व्यवहरधर्म बुलि घोषणा कविव। मिराणाक लै आमि व्यदिन वहत भाविलो। किचुमाने मिराणाक देरी पातिले, किचुमाने मानुह पातिले; आको किचुमाने मिराणाक वर्ड्धवर्थव दरवे,

"A creature nor to bright or good

For human nature's daily food...."

बुलियेहै एवि दिले। शकुन्तलाक लै आमि वहत मार्जित बुद्धिव चिन देखुरालो, वहत भावव गरिमा देखुरालो। एतिया आमि विचारो शकुन्तला आकू मिराणाक कन्डेनश्यनाल चकुवे नाचाइ आन चक्रवे चावलै, विचारो sentiment-अब hypocrisy वाद दि passion-अब humanity वे चाव, देह-वासना-कामना-दुर्बर्लताव चिरस्त गोलाम मानुह हिचापे चाव। देह-वादी कविताव mission सेहिटोरेहै। आपुनि कथा-साहित्यत देह-वादक आसन दिछे, अथव कविताव 'मजलिच्त' निदिये, इयाव माने कि, आपुनि कव थोजे नेकि, कविता देहवादव उपयुक्त medium नहय?

एनेकुरा कविता लिखार सपक्षे लागिले मई आकू एक 'कस्त' युंजि आपोनाक दिव पारो। आपोनाक कैचोरेहै, आन विधव कविता लिखा योर द्वारा है नुठिब, तथापि कवि वेलोराव 'निचाटो' overpowering - एटा overmastering passion. नकै कि, एहिटो केवल योरे इतिहासिक्केहै नहय, वहतवे एहिटो व्यवहर। And habit is the second nature. चिचारिले

एनेकुरा किचुमान कवित्व aspirant ओपव, विसकले पारिले -

कि कविष्य तुमि? जुमि चाइ आज्ञा आमि;

तुमि खाला भात, आमि निकटालो दाँत।

- एनेकुरा किचिम्ब' कविता लिखिओ कविव बेजिष्टारटोत पारिले नामटो भवाइ थव विचारे। अवश्ये इও एक extreme. इटो extreme- अत धरक आगत कै अहा हइटमेन - पट्टीसकलक , blank verse- अब 'stalwarts' सकलक आकू गद्य कविताव 'केनभाज्व' सकलक। छद्द बोला अवाध shrew क कोनो प्रकारे tame कविव नोरावि तेओँलोक क हेंताव थं वाच्नीत सारि गोटेहै 'Poetics' (आविटेलिव भावात) शास्त्रखनके कोनोवा barbarous 'undemocratic' युगव survival बुलि खडगहस्त है उठिछे, कवितात ethics-अब गोङ्ग पाइ नाक कौचावलै धविछे। तेओँलोकव मतेक कविता चलिव लागिव 'might is right'- अक अनुसवण कवि; कविताइ घव साजिव लागिव 'जोर या' व 'मुलुकत'। तेओँलोकव प्राय एटाहिवोरेहै एको एकोजन सक-सुवा इटलाव, मुहुलिनि, पिलुहुडकी, टेलिन वा कामालपांचा। तेओँलोके विचारे तेओँलोकव 'डिस्ट्रेटिविटो' कोनोवकमे 'कायेम' कवि ल'व पारिलेहै एकेटो डिक्री दि दिव - 'हद्द मानुहव प्रागव भाषा प्रकाशव पक्षे अस्त्रावाय, सेही कारणे down with materialism'... तेओँलोकव argument-अब एटा 'मस्त' originality. तेओँलोके principle लै तर्क नकरे- they argue by persons and precedents. कोनोवाहै किवा क'लैहै हइटमेनव नामत शतमुख है उठिये, 'Neo-Rabindranathism'- अब व्याख्यात आपोन-पाहरा है याव।

धरक एই दुटा North Pole आकू South Pole, किस्त एই दुटाव वाहिबेओ आकू एटा दल आज्ञे, याव मई champion. एই दलव सभ्यसकले बढियाकै जाने ये तेओँलोकव 'मेक-आप' टोत-(make-up) याक poetic ingredients वा constituents बुलिव पारि, तार नाम-गोक्को नाई। तथापि तेओँलोके भावे, कविता लिखाटो तेओँविलाकव ओपवत भगवानव ordinence; कवि होराटो तेओँलोकव पक्षे 'divine mission'. येनेकै महायुद्धव आगते पृथिवीत Kultur पोना मेलि फुराटो आहिल जामनिव 'German mission'! तेओँविलाके जाने, यदि प्रचलित अवस्था वा 'status quo' टोव लगत तेओँलोकव एই स्फीय उद्देश्य खाप नाखाया, किवा गोलमाल हय, तेण्ठे तेओँविलाके अनुसवण कविव लागिव कार्लमार्क्स - 'First change and then interpret' तेओँविलाके जाने। असमीया पट्टूरे समाजे यदि तेओँलोकव एই नतुन 'पेटेटो' मेडिचिन खावले सन्मत नहय, तेण्ठे तेओँलोके बल प्रयोगा कवि हैले ओपवत सम्यवावहै सुमाव। कारण, तेओँलोक डाक्तर, आकू डाक्तरव प्रेष्ट्रिपश्यन् नामानो बुलिले वलोरे मनोराटो डाक्तरि एथिस्कव एटा elementary principle. एने विधव नतुन 'wine' सोमाओंते यदि पुराण बटल फाटि याव याओक, तात तेओँलोके 'आपचोट' नकरे, कारण wine is wine and bottle is bottle.

आपुनि धविबेहै पारिष्ये, एहिटो fraternity रे मयो एजन; एहिखिनिते योर cause टोव popular aspect, I stand not simply for myself but for many. अकवि हैयो, अस्त्र आकू अस्त्रीक्ष / १३

কবিতার বজাবত যিসকলে over-production- অবসমস্যা উনিয়াই depression আনিব খোজে, slump ঘটাব খোজে, ময়ো তেওঁবিলাকৰে এজন। অসমীয়া সাহিত্য বজাবৎপৰা নির্বাসিত, এই নিয়তিত কবি-কুলৰ হৈ 'যুদ্ধ-দেহি' বুলি কুকফেছত নামিলো- I throw down the gauntlet and it is up to you to take it up. আপুনি আৰু কিমান দিন আমাৰ এইদৰে harass কৰিব, we are out to call into being a new order.

যিহকে পাওঁ তাকে এসোপা লিখিলো। আপুনি বা ইয়াৰ কিমান টুকুৰাৰ ওপৰত আপোনাৰ সেই ধাৰত চকচকাই থকা চুৰীখন প্ৰয়োগ কৰে, কোনে জানে। আৰু বেছি নকওঁ, এটা কথা কম। কথাটো irrelevant, তথাপি মই হ'লৈ তাত বহুত relevancy আবিষ্কাৰ কৰিছো।

আপুনি জানেই, আমাৰ ওচৰ-চুৰুৰীয়া বঙ্গদেশৰ সাহিত্য বজাবত এতিয়া কিহৰ হৈ-চৈ উঠিছে। 'কণ্ঠনেট' সোৱাদ টেওঁলোকে আহি বঙালী ভিত্তিলিয়ানসকলে অতি আধুনিক অৰ্থাৎ ultra modern সাহিত্য বতিয়াৰলৈ আৰম্ভ কৰিছে। এইদলৰ 'আচাৰ্য' শ্ৰীযুক্ত অম্বদাশকৰ বায়ে খোলা-খুলিকৈ 'ভুইৰ লগত খেল' (আগুন নিয়ে খেলা) খেলিছে; 'তাৰণৰ' দৰা বজাই বঙালীৰ কাণত ঠিলা মাৰিবলগীয়া কৰিছে। বুদ্ধদেৱ বসু বোলা এইদলৰ কবিতাচার্যই কবিতা লিখিছে -.... 'কিছুই প্ৰেমেৰ মত নয়'। আপুনি ক'ব, বঙালীয়ে যি কৰিলে নকৰিলে, আমাৰ তাত কি। হ'লেতে হয়, আজিকালি চাৰিওফালে 'Assam for the Assamese'- তাৰ মাজত বঙালীৰ নাম লোৱা যে কিমান বিপদজনক, বেছিকৈ বুজিছো। আচল কথাটো কি জানে ? এই অতি আধুনিকতাটোক বঙালীয়ে 'কণ্ঠনেট'ৰ পৰা চুব কৰি আনি ভাৰতবৰ্ষক ক'ব খোজে - তেওঁবিলাকহে এই 'নয়া চীজটোৰ' মহাজন ! সেই কাৰণেহে কথাটোলৈ আঙুলিয়ালো। অৱশ্যে এইটোত সন্দেহ নাই যে West- অক 'ape' কৰাত বঙালী ভাৰতবৰ্ষৰ সকলোতকৈ বেছি 'ওস্তাদ'।

পিছে ব'ব, আৰু কথা আছে। এই বিষয়ে মোক কেইটামান কথাই বৰকৈ বিস্তুৰি। ন'কনেই হওক বা যিয়েই হওক, আজি আমাৰ intellectual recreation-অৰ কাৰণে পাশ্চাত্যৰ modernism যে অপৰিহাৰ এইটোক আপোনালোকে মোৰ dogmatism ৰোলে বোলক, মোৰ কিষ্ট সেইটো দৃঢ় ধাৰণা। কুৰি শতিকাৰ day to day life-অৰ প্ৰতিটো খোজতে West আমাৰ regulator . এইটো স্থীৰ কাৰ কৰাত জাতীয়তাৰ অভিমানত আঘাত পৰিব পাৰে, তথাপি সেইটো মাৰ্ত্ত এটা সত্যক মানি লৈৱা - ইংৰাজীত যাক কয় calling a spade -a spade . সেই হিচাপে ভাৰতবৰ্ষৰ বহুত কথাত বঙালীয়ে occidentalism-অক যেনেকৈ আদবি লৈছে, তাৰ বাবে তেওঁলোক সঁচাকৈয়ে আমাৰ ধন্যবাদৰ পত্ৰ। মোৰ কথা হৈছে - এই কথাটোতেই বা আমি বঙালীক সদায় আগ-ভাগ লবলৈ দিওঁ কিয় ? পাশ্চাত্যক interpret কৰা কামত সদায় যে বঙালীয়ে আগ হয়, আমি নহওঁ কিয় ? বঙালী অম্বদাশকৰ বায় আৰু গুৰসদায় দন্ত যেনেকৈ বিলাতলৈ যায় আমাৰ অমুক গোহাই আদিও সেইদৰে বিলাতলৈ যায়। কিষ্ট তাৰপৰা উভতি আহি অসমীয়া আৰু বঙালী ইমান বেলেগ হৈ পৰে কিয় ? বঙালী অম্বদাশকৰে ইউৱোপৰপৰা আহি জেমছ-জয়ছ, ডি-এইছ-লবেস আৰু ফ্ৰয়ডক অনুসৰণ কৰি অতি আধুনিকতাৰ প্ৰবৰ্তন কৰে; বঙালী শিল্পীয়ে বঙালীক শিকায় পিকাছো (Picasso) আৰু পল নেছৰ (Pol Nash) আৰ্ট appreciate কৰিবলৈ।

কিষ্ট আমাৰ অসমীয়া—ইউৱোপ প্ৰত্যাগতসকলো - অৱশ্যে আৱগৱালাৰ দৰে কেইভনমানৰ বাহিৰে, আমাৰ ইউৱোপৰ মনৰ খবৰ তো এক বিন্দুও নিদিয়েই, তেওঁলোকে দিয়ে যাওতে গাহিয়ও কেইবাৰ বাতি আহিল, পেৰীৰ 'ৰাফেত' কেই পিয়লা কফি খালৈ তাৰ কেচেনেগ। আপোলৈ গৈ তাৰপৰা ঘূৰি আহিলো যোয়ে সেয়ে তাৰ তাজমহলৰ কথা যে ক'ব পাৰিব দেইটো আমি তেওঁ কোৱাৰ আগতে জানো। আমি বিচাৰো তাৰ বাহিৰেও তেওঁ তাত আমাৰ ক'বলগীয়া নতুন কি পালে তাৰ খবৰ ! যোৱা-আহাৰ আমনি লগা বৃত্তান্তই 'ভ্ৰম-কাহিনী' নহয়। আমি ভ্ৰম-কাহিনীত বিচাৰো নগবৰ বৰ্ণনাৰ বাহিৰেও তাৰ মানুহৰ কথা, সেই মানুহৰ মনোজগত কথা। আৰ্মি বিচাৰো ইউৱোপতথাকি তেওঁলোকে ইউৱোপৰ pulse feel কৰি আহিব, ইউৱোপীয় জীৱনৰ Currents আৰু Cross-Currents বোৰৰ লগত আমাৰ চিনাকি কৰি দিব। তাতেহে ভ্ৰম-কাহিনীৰ সাৰ্থকতা আৰু ভ্ৰমৰ উপকাৰিতা। তাকো দিব নোৱাৰিলৈ তেওঁলোকে ঘৰত বহি ইউৱোপৰ কথাত মজি যাওক। বিলাতৰ ঠাইকিখনৰ নাম আৰু সংখ্যা, তাৰ ঘৰবোৰ কেই ফুট ওখ, তাৰ 'কাফে' ত কেই 'ফ্ৰেঞ্চ' লয় তাৰ হিচাপ আমাৰ কেলেই ? যি বিলাতলৈ যাব সি সেইবোৰ তেখেতসকলক সুধি ল'ব; 'আৱাহন'ৰ ভ্ৰম-কাহিনী পঢ়িতো আৰু কেলো বিলাতলৈ নায়ায় ?

সাহিত্য সম্পর্কত এই কথাটোৰ আৰু এটা aspect আছে। ইউৱোপ-আমেৰিকাত Dos Passos, Aldous Huxley, আৰু Ethel Manine- অৰ দৰে ঔপন্যাসিক Stefan George, D' Annunzio বা Ezra Pound আদিৰ দৰে কবি, Cross Bergson, Bertrand Russel বা Einstein ৰ দৰে 'intellectual' - Andre Maurois, Emil Udwig, বা Beverly Nichols ৰ দৰে লেখকৰ সোৱাদ লৈ আহি বিলাত-প্ৰত্যাগত অসমীয়াসকলেও যদি 'মনোমতী' কে আমাৰ শ্ৰেষ্ঠ উপন্যাস বা 'জান-মালিনী'কে আমাৰ শ্ৰেষ্ঠ কাব্য বুলি বহি থাকিবলৈ একো বেয়া নাপায়, তেন্তে আমাৰ কুচি বৃক্ষত হ'লৈ কাৰ গাত দোষ - এইবিলাকৰ পৰা হতাশ হৈয়েই হ'বলা, আজিকালি আমাৰে দেশত দিন কটোৱা কেইভনমানে কিতাপ-পত্ৰৰ ইউৱোপৰ যি second -hand impression পাইছে, তাকে সাহিত্যৰ মাজেন্দি জনাবৰ চেষ্টা কৰিছে। মোৰো সাধনা সেয়ে। মোৰ ফ্ৰয়ডী কবিতাৰ যদি কিবা defence আছে তেন্তে সেয়ে।

এনেকুৰা এটা ফ্ৰয়ডী কবিতাকে এতিয়া আপোনাৰ ওচৰত 'পেচ' কৰিম।

দেহ-গন্ধা

শুনা তুমি ;

তোমাক পালেই মৰ্তা পাহৰি যাওঁ,

তোমাক পালেই স্বৰ্গ হাততে পাওঁ

তোমাৰ তপত ওঁক চুমি গাওঁ

মৃত্যা-নোহোৱা জীৱনৰ জয় গান;

দেহৰ সখী, তুমি যে মোৰ প্রাণ।

দেহৰ সখী, মোৰ জীৱন দেশৰ বাণী


তোমার বুকুর যৌবন - বস-ধৰা
উটাই নিষ্ঠে লাজুর বাঙ্গোন-কাৰা;
তোমার দেহত উল্লুৱা বানপানী
উটি যায় মোৰ তনু-মন প্ৰাণ
হয়, দেহতে আঘাহা।

তুমি থাকা
মোৰ প্ৰিয়া, তুমি মোৰে কাষত থাকা,
অনস্তকাল থাকা।
তোমার বঙ্গ ওঁঠৰ চূমা মোৰ ই ওঁঠত আঁকা,
জীৱনৰ এই বঙ্গ-পিয়লাত ওঁঠ-মদিবা বাকা,
থাকা, অনস্তকাল বুকুত লুকাই থাকা।

তুমি আছা? তেনেহলৈ তুমি আছা?...
নালাগে আৰু একো
দুনিয়াই প'ক লয়;-

শুনা তুমি!
দুয়ো দুয়োৰ দেহ-গঙ্গাত থাকিম সদায় নামি।
মৃত্যুও প'ক লয়?
কিহৰ মৃত্যু, - কিহৰ পৃথিবী?
দেহ-তীর্থৰ সঞ্জীৱনীৰে
কৰিম সকলো জয়।

ৰচনা : আনুমানিক ১৯৪০.



ଏହି
କବିତା
ଲାଗି
ଥାଇ

ଶ୍ରୀମଦ୍-କେତୁମା-
ବ୍ରଜପି- ୯୬

ଅନ୍ତର ଆର୍କ ଅନ୍ତବୀକ୍ଷ

(ସମାଲୋଚନା ଆର୍କ ଚିନ୍ତାମୂଳକ ନିବନ୍ଧ)

ପ୍ରକାଶକ ପରିବାର
ପ୍ରକାଶକ ପରିବାର
ପ୍ରକାଶକ ପରିବାର

ମୁନୀନ ବସକଟକି

সମ୍ପାଦନାଃ ଡା. ହିରେନ ଗୋହାଁଇ

অন্তর প্রকাশনা

Antar Aru Antariksha: An anthology of essays and articles on various subjects by Munin Barkotoki, edited by Dr. Hiren Gohain and published by Chandra Prakash, Panbazar, Guwahati- 1.

Price :- Rs. 50.00(Fifty) only

1st Edition, September, 1998

প্রকাশক : শ্রী ৰাজেন্দ্র মোহন শৰ্মা,
চন্দ্ৰ প্ৰকাশ, পানবজাৰ, গুৱাহাটী-১
দৰ্বতাৰ-৫১১৯৪৬

© মুনীন বৰকটী স্মাৰক ন্যাস

প্ৰথম প্ৰকাশ: চেণ্টেমৰ, ১৯৯৮

বেটুপাত - বগজিৎ গাঁথ

মূল্য: ৫০.০০(পঞ্চাশ) টকা

ডি.টি.পি:- প্ৰিয়ংকা

মুদ্রক : জনমত্ত মি প্ৰেছ
আৰ,জি,বৰকৰা ৰোড
গুৱাহাটী- ৫

মুনীন বৰকটী



জন্ম : ১৯১৫

মৃত্যু : ১৯৯৩

কৃতজ্ঞতা স্বীকার

ড° হীরেন গোহাঁই ডাঙৰীয়াৰ সক্ৰিয় প্ৰচেষ্টাত লিখনিসমূহ বিভিন্ন ভাগতু বিভক্ত কৰি গ্ৰন্থাকাৰত প্ৰকাশ কৰিবলৈ যি প্ৰেৰণা পোৱা হ'ল আৰু এইখন পুথিৰ সম্পাদনাৰ দায়িত্ব নিজে লৈ যি আন্তৰিকতাৰে আমাৰ সহায় আগবঢ়ালে, তাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছো।

শ্বেতীয় মুনীন বৰকটকীদেৱৰ লিখনিসমূহৰ কিছু সংগ্ৰহ কৰাত শ্ৰদ্ধেয় শ্ৰী মুনীন বৰকৰাদেৱে সহায় কৰাৰ কাৰণে আমি তেখেতৰ ওচৰত খণ্ডী থাকিলো।

শ্ৰদ্ধেয় শ্ৰীমতী বৰা দেৱীয়ে বিভিন্ন পাণুলিপিসমূহৰ পুনৰলিপি কৰাত যি সহায় আগবঢ়ালে তাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞ।

শ্ৰী বীৰেন্দ্ৰকুমাৰ লহকৰদেৱে কিতাপখনৰ ছপাৰ ভুল-ক্রটি শুধৰাই দিয়াৰ উপৰি পাণুলিপিৰ কিছু অংশ পুনৰলিপি কৰাত সহায় কৰাৰ কাৰণে ন্যাসৰ তৰফৰ পৰা আমাৰ কৃতজ্ঞতা জনাইছো।

উপৰোক্ত ব্যক্তিসকলৰ উপৰিৰ আৰু বহুতো সদাশয় ব্যক্তিয়ে আমাৰ বৰকটকীৰ লিখনি সমূহ সংগ্ৰহ কৰাত আৰু পুথিৰ ছপাৰ কৰাত বিভিন্ন প্ৰকাৰে সহায় কৰিছিল। তেখেতসকললৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জনালো।

চন্দ্ৰ প্ৰকাশে পুথিৰ ছপাৰ কৰাৰ দায়িত্বলৈ অতি কম সময়ৰ ভিতৰতে পুথিৰ প্ৰকাশ কৰাত আমাৰ আন্তৰিক কৃতজ্ঞতা জনালো।

চেপেন্দ্ৰ, ১৯৯৮

পঞ্চৰটা

ঙ্ৰাহণ

মুনীন বৰকটকী স্মাৰক ন্যাসৰ হৈ

মীনাক্ষী ভট্টাচাৰ্য

মুনীন বৰকটকীৰ প্ৰকাশিত অন্য গ্ৰন্থ / সংকলন

- ১। বিশ্মৃত ব্যতিক্রম
বাণী প্ৰকাশ
দ্বিতীয় প্ৰকাশ ১৯৮৯
- ২। বন্দিত বৰেণ্য
সম্পাদনা:
ড' শিৱনাথ বৰ্মণ
লয়ার্ছ বুক ষ্টল, ১৯৯৫
- ৩। প্ৰসংগ & সমালোচনা
সম্পাদনা:
শ্ৰী নলিনীধৰ ভট্টাচাৰ্য
দ্বিতীয় প্ৰকাশ, ১৯৯৬
- ৪। সৃষ্টি ত্ৰিবিধা
সম্পাদনা:
ড' যোগেন্দ্ৰ নাৰায়ণ তুঞ্জা
দ্বিতীয় প্ৰকাশ, ১৯৯৬
- আৰু এখন প্ৰাসংগিক গ্ৰন্থ :
৫। বিভিন্নজনৰ দৃষ্টিত মুনীন বৰকটকী
সম্পাদনা:
উৎকেন্দ্ৰ বৰকটকী
মুনীন বৰকটকী স্মাৰক ন্যাস, ১৯৯৪

সূচীপত্র

	পৃষ্ঠা
১। ভূমিকা : মনস্থী বসিক মূলীন বৰকটকী - হীৰেন গোইই	১-১৬
২। কন্ফেছন্ত	১৭-২৪
৩। অসমীয়া সাহিত্য : ঐতিহ্য আৰু আধুনিকতাৰ সমস্যা	২৯-৪২
৪। তিনিদশকৰ অসমীয়া নিবন্ধ	৪৩-৫০
৫। সৃজনী সাহিত্যৰ অনুবাদৰ সমস্যা	৫১-৫৮
৬। প্ৰবন্ধ - নিবন্ধ - বচনা	৫৫-৫৭
৭। ভাৰতীয় সংহতি, সাহিত্য আৰু অনুবাদ	৫৮-৬৪
৮। সৰ্বসাধাৰণ দৃষ্টিবৰ্পৰা ভাষাতত্ত্ব	৬৫-৬৭
৯। ছেতিয়েট যুনিয়ন আৰু ৰ'ম' ৰ'ল্লা	৬৮-৭৪
১০। এ. এ. মিলনে'ৰ 'অন থাম্রিটাৰ'লৈ	৭৫-৭৯
১১। কন্বাড়	৮০-৮৬
১২। ছিল কেয়াৰ লিবিছ আৰু মাৰ্কিন সভ্যতা	৮৭-৯২
১৩। তিনিটা সম্পাদকীয় : বিষয় ধৰ্ম	৯৩-৯৯
১৪। অসমীয়া লেখিকাৰ গল্প	১০০-১০৬
১৫। পৰিবিষ্ট	১০৭-১০৮
(ক) ঐতিহ্য আৰু আধুনিকতাৰ অপ্রকাশিত অংশ	১০৯-১১২
(খ) নাটক আৰু নাটকাৰ	১১৩-১১৫
(গ) শুৱালকুছিৰ সাহিত্যমেলা	১১৬-১২৩
(ঘ) অসম সাহিত্য সভা সম্পর্কে কৰা প্ৰশ্নৰ উত্তৰ	১২৪-১২৭
(ঙ) ওপৰমহলা আৰু অসমীয়া সাংবাদিকতাৰ ভিতৰ চৰা	১২৮-১৩৪
(চ) ৰাছিয়া আৰু বলছেতিকবাদ	
(ছ) টাইমছ অব....আৰু ৰাধা চাকৰকাকতী	